

বছৰৰ মাজত উপার্জিত সম্পদৰ যাকাত

[অসমীয়া – Assamese – آسامي]



ইছলাম প্ৰশ্ন আৰু উত্তৰ

৯০৯

অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

নিৰীক্ষক ইছলাম হাউছ অসমীয়া বিভাগ ৰিয়াদ, ছৌদি আৰব

زكاة المال المستفاد أثناء الحول

[آسامي – Assamese – অসমীয়া]



القسم العلمي بموقع الإسلام سؤال وجواب

ترجمة: رفيق الاسلام بن حبيب الرحمن

المكتب التعاوني للدعوة وتوعية الجاليات بالربوة

هاتف: +966114454900 فاكس: +966114970126 ص ب: 29465 الرياض: 11457

ISLAMIC PROPAGATION OFFICE IN RABWAH

P.O.BOX 29465 RIYADH 11457 TEL: +966 11 4454900 FAX: +966 11 4970126



OFFICERABWAH

بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ

প্রশ্ন: সম্পদৰ যাকাত নিছাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ'ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ'ব? যদি নিছাপ পৰিমাণ হোৱাৰ সময়ত সম্পদৰ পৰিমাণ হয় ১০,০০০ আৰু বছৰ সম্পূৰ্ণ হোৱাৰ পিছত হয় ৫০,০০০ তেনেহ'লে কোনটো অংকৰ ওপৰত যাকাত হিচাপ কৰিব লাগিব?

উত্তৰ:

সকলো ধৰণৰ প্রশংসা কেৱল আল্লাহৰ বাবে।

এক:

নগদ অর্থৰ যাকাত ফৰজ হয় দুটা কাৰণত

১. নগদ অর্থ নিছাব পৰিমাণ হোৱাৰ সময়ত।
২. নিছাব পৰিমাণ অর্থৰ বছৰ পূৰ্ণ হোৱাৰ পাছত।

এতেকে, সঞ্চিত অর্থ যদি নিছাবতকৈ কম হয় তেনেহ'লে যাকাত ফৰজ নহ'ব।

যদি সঞ্চিত অর্থ নিছাব পৰিমাণ হয় আৰু নিছাব পৰিমাণ অর্থৰ এবছৰ সম্পূৰ্ণ হয় অর্থাৎ পূৰ্ণাঙ্গ এক চন্দ্ৰ বছৰ (হিজৰী চন) অতিবাহিত হয় তেতিয়া যাকাত ফৰজ হ'ব। নিছাবৰ পৰিমাণ হৈছে- ৮৫ গ্ৰাম সোণ বা ৫৯৫ গ্ৰাম ৰূপ। মোঠ অর্থৰ ৪০ ভাগৰ এভাগ (২.৫%) যাকাত দিয়া ফৰজ।

দুই:

যদি কোনো ব্যক্তিৰ ওচৰত নিছাব পৰিমাণ অৰ্থ থাকে; ধৰা হ'ল সেইটো ২০,০০০ টকা, আৰু বছৰৰ শেষত এই অৰ্থৰ পৰিমাণ হ'ল ১লাখ টকা; তেনেহ'লে সেই ব্যক্তি কিদৰে যাকাত আদায় কৰিব? এই বিষয়ে বিস্তাৰিত বিশ্লেষণ প্ৰয়োজন:

১- এই অতিৰিক্ত অৰ্থ যদি মূল অৰ্থৰ মাধ্যমত অৰ্জিত হয় যেনে- মূল বিশ হেজাৰ যদি বিনিয়োগ কৰাৰ মাধ্যমত ৮০ হেজাৰ লাভ হয় তেনেহ'লে বছৰৰ শেষত সৰ্বমোট অৰ্থৰ যাকাত আদায় কৰিব লাগিব। ক'িয়নো বিধি হৈছে- লাভ পুঁজিৰ বিধানৰ অনুগত।

২- যদি এই অৰ্থ মূল অৰ্থৰ মাধ্যমত অৰ্জিত নহয়; আন কোনো মাধ্যমত অৰ্জিত হয় যেনে- উত্তৰাধিকাৰ, উপটোকন, কোনো বস্তু বিক্ৰী ইত্যাদি তেনেহ'লে এই সম্পদৰ পৃথক বছৰ হিচাপ কৰা হ'ব। যিদিনা এই অতিৰিক্ত সম্পদ মালিকানাত আহিছে সেইদিনাৰ পৰা বছৰ গণনা আৰম্ভ হ'ব। আৰু যদি মূল বিশ হাজাৰৰ লগত যাকাত আদায় কৰি দিব বিচাৰে সেইটোও কৰিব পাৰে। সেই ক্ষেত্ৰত তেওঁ এই অতিৰিক্ত অৰ্থৰ যাকাত ফৰজ হোৱাৰ আগতেই অগ্ৰিম আদায় কৰি দিয়া হ'ল। এনেকুৱা কৰিলেও কোনো অসুবিধা নাই।

৩- আকৌ আন কাৰোবাৰ ক্ষেত্ৰত এই অতিৰিক্ত অৰ্থ ক্ৰমান্বয়ে অৰ্জিত হৈ থাকিব পাৰে। যেনে আপুনি মাহিলী বেতনৰ পৰা অলপ অলপ সঞ্চয় কৰিলে। যেনে কোনো মাহত ১০,০০০ সঞ্চয় কৰিলে, আকৌ আন কোনো মাহত ১৫,০০০ সঞ্চয় কৰিলে, এইদৰে বছৰৰ শেষত ১৪০,০০০ হ'ল। তেনেহ'লে আপোনাৰ এই সুযোগ আছে যে, মূল বিশ হাজাৰৰ যাকাত আদায়ৰ সময়ত অতিৰিক্ত অৰ্জিত অৰ্থৰ যাকাতো আদায় কৰি দিব। সেই ক্ষেত্ৰত আপুনি অতিৰিক্ত অৰ্জিত অৰ্থৰ যাকাত নিৰ্দিষ্ট সময়ৰ আগতেই

আদায় কৰি দিলে। আৰু ইচ্ছা কৰিলে আপুনি প্ৰত্যেকবাৰ অৰ্জিত সম্পদৰ পৃথক বছৰ হিচাপ কৰিব পাৰে। কিন্তু এনেকৈ হিচাপ ৰখাটো অলপ কঠিন। কাৰণ এই ক্ষেত্ৰত আপুনি এবছৰত কেইবাবাৰো যাকাত আদায় কৰিব লাগিব।

আৰু বিস্তাৰিত জানিবলৈ 50801 নং ফতৌৱাটো পঢ়ক।

আল্লাহেই সৰ্বজ্ঞ।

ইছলাম প্ৰশ্ন আৰু উত্তৰ